



༄༅༅༅

༄ རྩྭ གྲྱନ୍ତ དྲྷ གྲྱନ୍ତ དྲྷ གྲྱନ୍ତ དྲྷ གྲྱନ୍ତ དྲྷ



༄༅༅༅

༄༅༅༅

༄༅༅༅



藏書章

常州大學圖書館
藏書章

藏書章

藏書章

藏書章

ਨਾਥੀਂ ਸ਼੍ਰੀਸਤੀ ਦੇਵੀ ਮਨੁਸਾ | ਬੰਸਾਂ ਦੀ ਅਧਿਕਾਰੀ ਸ਼੍ਰੀਸਤੀ

ਗੁਣ ਸ਼੍ਰੀ ਬਿਨੈਂ ਪ੍ਰਤੀ ਨਾਥੀ ਅਹੰਕਾਰੀ

ਚੁਕੜੀ ਸ਼੍ਰੀ ਪਾਤੇ ਪ੍ਰਤੀ ਪ੍ਰਤੀ ਸਾਹਮਣੀ

ਬੰਸਾਂ ਦੀ ਅਧਿਕਾਰੀ ਸ਼੍ਰੀਸਤੀ

ਅਭਿਆਸ ISBN 978 - 7 - 5455 - 0333 - 3

ਅਭਿਆਸ ॥ ੧੦.੦੦



序

徐惟诚

《中国农村文库》从 19 年前开始出版，至今已出版了五批 500 种，是广大农民买得起、读得懂、用得上的图书，因此自然受到广泛的欢迎，为满足农民的文化需求，开阔视野，普及科学技术知识和必要的社会知识，推动农民脱贫致富，建设社会主义新农村，作出了应有的贡献。

现在，《中国农村文库·藏文版》由天地出版社和四川民族出版社共同出版，是又一件值得欢迎的大喜事。

“天助自助者”。农民要摆脱贫困，需要政府和社会各界的支持，更需要依靠亿万农民自己努力奋斗。“扶贫先扶志，扶贫先扶智”。帮助农民掌握脱贫致富的知识和技能，才是农村扶贫事业的根本。这也就是我们出版《中国农村文库》的

初衷。

中国是一个多民族的国家，少数民族占人口的相当比例。每一个少数民族都是中华民族大家庭中平等的一员。56个民族同在祖国的蓝天下，共同享有祖国大家庭的关怀。然而由于历史的原因，许多少数民族的发展相对滞后，他们更加迫切地需要文化的扶助、智力的扶助。其中一项重要的工作，就是克服语言文字的障碍，为他们及时提供能够看得懂的适用图书。《中国农村文库·藏文版》的出版，是为此而作的努力中重要的一步。

藏族是一个优秀的民族，有悠久的历史，以勤劳、勇敢、智慧著称于世，曾经创造过自己灿烂的文化。帮助广大藏区农牧民掌握新的科学技术文化知识，等于为猛虎添上有力的翅膀，帮助他们自由地驰骋于现代世界。《中国农村文库·藏文版》出版以后，还要做大量的宣传、推广、发行、组织阅读和使用的工作，使它充分地发挥作用。

《中国农村文库·藏文版》第一批只有40种图书，数量还太少。这又是一件新的工作，缺少经验。希望编辑出版部门继续深入藏区调查研究，组织更多适合藏族群众需要的读物出版，为广大藏区农牧民在中国各民族共同富强的金光大道上前进作出更多的贡献。

2009年8月

በትና ተስፋይ ከተማ ስራውን በመስጠት ተስፋይ ከተማ ስራውን በመስጠት

ବ୍ୟାକ୍-ପ୍ରକାଶ

ਗੁਦ·ਸ਼ਨਿ·ਬੈਦ·ਵਹਣ·ਦਖਿ·ਅਕ੍ਸਾਂਦ·ਤੇਨ·ਥ·ਪਦੀ·ਧ·ਘਰੂ·ਦਸ਼ੁਦਿ·
ਫੈਕ·ਕਲ·ਥਨ·ਫੁਕ·ਉਦ·ਵਹਣ·ਕੱਥਣਾਂਤਿ·ਕੁਣ·ਦ·ਊਦਿ·ਥਨ·ਕੁ·ਸ਼ੁਦ·····
ਗਲੇਵ·ਥ·ਕੁਣ·ਥ·ਕੁਣ·ਥ·ਪਦੀ·ਦਖਿ·ਦੇਵ·ਕੋਲ·ਦਨ·ਦਖਿ·ਚੰਗਣ·ਲੁ·ਵਹਣ···
ਛੁਣ·ਦਖਿ·ਵਹਣ·ਉਦਾਂਥਦ·ਤੇਨ·। ਦਖਿ·ਦੇਵ·ਦੇਵ·ਕੋਲ·ਕੁ·ਕੇ·ਪਦੀ·ਬੈਦ·
ਪ·ਕੱਥਣ·ਕੁ·ਕੁਣ·ਥ·ਦਨ·ਛੁਣ·ਮੇਵ·ਥ| ਕੁਣ·ਥਦੀ·ਥ·ਥਠਨ·ਧਿਨ·
ਕੁਣ·ਥਨ·ਕੁ·ਅਵ·ਕੇ·ਪਦੀ·ਦਗਨ·ਵਹਣ·ਕੁਣ·ਥ·ਦਨ·ਧਿਨ·ਵਿ· ਬੈਦ·ਥਨੀ·
ਮੇਵ·ਮਕਲ·ਗੁ·ਵਾਣ·ਦਨ·ਵਹਣ·ਕੁਣ·ਥ·ਦਨ·ਅਕ੍ਸਾਂਦ·ਕੁ·ਕੇ·ਨ·ਥਹੁਦ·ਵਾ
ਕੁਣ·ਵੇਖ·ਵਹਣ·ਕੁਣ·ਵਹਣ·ਕੁਣ·ਵਹਣ·ਕੁਣ·ਵਹਣ·ਮੇਵ·ਕੁਣ·ਵਹਣ·
ਅਵ·ਥਨ·ਵਹਣ·ਕੁਣ·ਵਾ| ਬੈਦ·ਥਨੀ·ਦਨ·ਵਹਣ·ਕੁਣ·ਵਹਣ·ਕੁਣ·ਵਹਣ·
ਦਨ·ਕੁਣ·ਕੱਥਣ·ਮੇਵ·ਵਹਣ·ਗੁ·ਸ਼ੁਦ·ਵਹਣ·ਗਲੇਵ·ਗਲੁਦ·ਵਹਣ·ਗੁਣ···
ਉਦ·ਥਨ·ਗੁਣ·ਗੁਣ·ਵਹਣ·ਕੁਣ·ਵਹਣ·ਮੇਵ·ਵਹਣ·ਗੁ·ਵਹਣ·ਗੁਣ···
ਵਹਣ·ਵਹਣ

ད·ឡု·ဘွဲ့·အောင်·ပြန်·သိန်း·နှင့်·လျှော့·ပါန်း·တို့·ပြန်·သိန်း·နှင့်·မြို့ပြား·

॥ ८८ ॥ श्री-स्त्रिय-की-रीषा-नद-पि-शुक्र-ग्रह-द्वय-शुक्र-
ग्रह-शत्रिय-ग्रीषा-शुक्र-केद-कु-द्वय-शुक्र-त्रिद-स-द्वय-यद-कु-द्वय-
पशु-कु-द्वय-परि-पशु-मीषा-परि-द्वय-केव-बिष-शुद-रेदा

केन-मीषा-ठव-य-ङ्ग-परि-विष-प-ङ्ग-स | विद-प-क-
द्वय-परि-पश-पश-पश-पश-पश-पश-पश-पश-पश-
श्री-केषा-या-रीषा-पश-पश-कुम-शुक्र-श्वेष-द्वय-
कुम-शुक्र-कुम-श-कुम-श-कुम-श-कुम-श-कुम-श-
य-द-पश-पहेद-द्वय-प-बिष-रेदा | द्वय-शुक्र-त्रिद-कुम-शुक्र-
श-शुक्र-प-शुक्र-प-शुक्र-त्रिद-कुम-शुक्र-य-श-रीष-शुक्र-प-
विष-प-ङ्ग-स | विद-प-द्वय-प-केन-शुण-पशु-ग्रीष-प-द्वय-
य-श-कुम-कु-कु-पश-पश-पश-पश-पश-पश-पश-
पश-पश-पहेद-कुम-कु-कु-पश-पश-पश-पश-
श-शुक्र-प-श-शुक्र-त्रिद-कुम-शुक्र-य-श-रीष-शुक्र-प-
विष-प-ङ्ग-स | विद-प-द्वय-प-केन-शुण-पशु-ग्रीष-प-द्वय-
य-श-कुम-कु-कु-पश-पश-पश-पश-पश-पश-पश-
पश-पश-पहेद-कुम-कु-कु-पश-पश-पश-पश-
श-शुक्र-प-श-शुक्र-त्रिद-कुम-शुक्र-य-श-रीष-शुक्र-प-
विष-प-ङ्ग-स | विद-प-द्वय-प-केन-शुण-पशु-ग्रीष-प-द्वय-

शुद-श्री-की-रीषा-वद-परि-कुप-पश-उष-पिद-विद-|
शुद-श्री-की-रीषा-ग्रीषा-की-शुद-पश-शुक्र-पश-पश-
केद-ने-लव-विष-पशु-पश-पश-य | शुद-श्री-रीषा-केद-वाद-
शुद-कु-की-रीषा-ग्रीषा-केद-केव-केद-विद-क-श-शुक्र-
ठव-श्री-रीषा-की-विष-शुद-पिद- | विष-कुप-श्री-शुक्र-पश-द्वय-द्वय-

ଶ୍ରୀମଦ୍ଭଗବତ୍-ପାଦକରଣୀ
ଶ୍ରୀମଦ୍ଭଗବତ୍-ପାଦକରଣୀ

ჰჲგა·რნ·დშა·მჲჲრ·ტინ·ენ·ჸუდ·ენი·რშას·რვ·ჷსნა·ტრ.....
რენა· უნ·ზერი·ტინ·რჲჲშ·დე·ვაჲდ·რდ·ტდ·ტიშ·ენ·რ·ტის·ე·
ენ·დე·ჸუდ·ტუს·ტენა დ·რნ·ტის·ეჲშას·რდ·ტე·ენ·ენ·
ეთავ·ჷსის ჰჲგა·რდნ·დნ·ტედ·ჸუდ·ტ·ე·ჷ·ჷსი·რჩეშა·რშას·
ტრ·ეს·რკ·რჩდ·ჷდ·ეჲშას·ტს·ტე·ტუს·ე·რდნ·ტეშ·ენ···
ეთას·ენ·ჸუდ·ე·ჷდ·დრენა

უნ·ზერი·ტინ·რჲჲშ·დე·ვაჲდ·რდ·ტდ·ტიშ·ენ·რ·ტის·ე.....
ენ·ტე·ჷ·რნ·დნ·ტე·ტე·ტეშა·ეტი·ელტ·ესა·ტედ·ტინ·შრას···
ა·დ·ტ·ტა·ტრდ·ტრდ·ტიტ·ეს ეს·ტრნ·ტრდ·ტ·ტრ·ტრ·ტ·ტ·
ტონა·ე·ტიტ·ტინ·ტრშა·ტრდ·ტრ·ტრ·ტრ·ტრ·ტრ·ტ···
ტ·
ტ·
ტ·
ტ·
ტ·
ტ·
ტ·

ტტ·

ମାରକଣ

| | |
|-----------------------------|------|
| ଶ୍ରୀଶିଳ୍ପିନାଥଙ୍କୁମାରୀ | (1) |
| ଶ୍ରୀଶିଳ୍ପିନାଥଙ୍କୁମାରୀ | (6) |
| ଶ୍ରୀକୃତ୍ତବ୍ୟାକୁମାରୀ | (13) |
| ଶ୍ରୀକୃତ୍ତବ୍ୟାକୁମାରୀ | (23) |
| ଶ୍ରୀକୃତ୍ତବ୍ୟାକୁମାରୀ | (32) |
| ଶ୍ରୀକୃତ୍ତବ୍ୟାକୁମାରୀ | (40) |
| ଶ୍ରୀକୃତ୍ତବ୍ୟାକୁମାରୀ | (50) |
| ଶ୍ରୀକୃତ୍ତବ୍ୟାକୁମାରୀ | (62) |
| ଶ୍ରୀକୃତ୍ତବ୍ୟାକୁମାରୀ | (72) |
| ଶ୍ରୀକୃତ୍ତବ୍ୟାକୁମାରୀ | (83) |

藏·梵·漢·文·藏·文·藏·文

শব্দস্থৰ্ম্মবিশ্বা শত্রুগ্নকে পরি কৃত্য দ্বিষণ শিশু অর্হ
অদ্বিষণ পরি কৃত্য সবিশ্বা দ্বিষণ দ্বিষণ কৃত্য দ্বিষণ
শিশু পশু পুরুষ দ্বিষণ তত্ত্ব পরিকল্পনা হৃষি চুক্তি শৈব
অদ্বিষণ পঠন পরি কৃত্য দ্বিষণ পুরুষ দ্বিষণ পরিকল্পনা

ত্রিক বিশ্বা কৃত্য দ্বিষণ পরি পশু পুরুষ অদ্বিষণ পশু পুরুষ
পশু পুরুষ দ্বিষণ কৃত্য দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ
শৈব কৃত্য দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ
ত্রিক পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ
শৈব পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ
ত্রিক পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ
শৈব পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ
ত্রিক পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ

পশু পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ পুরুষ দ্বিষণ

ସମ୍ବନ୍ଧରେ କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା

শ্বাক্ষর সন্তুষ্টি প্রকৃত শৈশব হলে শিদ্ধ সেবণ ক্ষমতা গুরুত্ব শীল কৃত
কৃত সন্তুষ্টি প্রকৃত শৈশব সন্তুষ্টি প্রকৃত শৈশব ক্ষমতা গুরুত্ব শীল কৃত

ਤ੍ਰੈਤੀਕ ਬ੍ਰਾਹਮਣ ਸਾਹਿਬ ਨਾਲ ਅਨੁਸਾਰ ਪ੍ਰਿਦਵਾਨ ਕੁਝ ਅਨੇਕ
ਗੁਣ ਕੁਝ ਵੱਡੇ ਕੁਝ ਅਨੇਕ ਗੁਣ ਵੱਡੇ ਗੁਣ ਵੱਡੇ ਗੁਣ ਵੱਡੇ
ਗੁਣ ਵੱਡੇ ਗੁਣ ਵੱਡੇ ਗੁਣ ਵੱਡੇ ਗੁਣ ਵੱਡੇ ਗੁਣ ਵੱਡੇ ਗੁਣ ਵੱਡੇ

କୁଳାଶ୍ରମାଲୀପିତାମହାଦେବଙ୍କୁ ଘନାଶ୍ରମାଲୀପିତାମହାଦେବଙ୍କୁ

ଭେଦ-ଭ୍ରାନ୍ତ-ଶୀଘ୍ର-ପ୍ରେତ-ଶ୍ରୀ-ଛୁଣ୍ଣି-ଶୀଘ୍ର-ଶବ୍ଦ-କୁନ୍ତ-ପବିତ୍ରା । ଶ୍ରୀ-ଅର୍ପନା
ପବିତ୍ରା । ଶ୍ରୀ-ଅର୍ପନା-ଶବ୍ଦ-ପ୍ରେତ-ଶ୍ରୀ-ଛୁଣ୍ଣି-ଶୀଘ୍ର-ଶବ୍ଦ-କୁନ୍ତ-ପବିତ୍ରା । ଶ୍ରୀ-ଅର୍ପନା-ଶବ୍ଦ-କୁନ୍ତ-
ଶୀଘ୍ର-ଶବ୍ଦ-ଶ୍ରୀ-ଛୁଣ୍ଣି-ଶୀଘ୍ର-ଶବ୍ଦ-କୁନ୍ତ-ପବିତ୍ରା । ଶ୍ରୀ-ଅର୍ପନା-ଶବ୍ଦ-କୁନ୍ତ-
ଶୀଘ୍ର-ଶବ୍ଦ-ଶ୍ରୀ-ଛୁଣ୍ଣି-ଶୀଘ୍ର-ଶବ୍ଦ-କୁନ୍ତ-ପବିତ୍ରା । ଶ୍ରୀ-ଅର୍ପନା-ଶବ୍ଦ-କୁନ୍ତ-
ଶୀଘ୍ର-ଶବ୍ଦ-ଶ୍ରୀ-ଛୁଣ୍ଣି-ଶୀଘ୍ର-ଶବ୍ଦ-କୁନ୍ତ-ପବିତ୍ରା । ଶ୍ରୀ-ଅର୍ପନା-ଶବ୍ଦ-କୁନ୍ତ-
ଶୀଘ୍ର-ଶବ୍ଦ-ଶ୍ରୀ-ଛୁଣ୍ଣି-ଶୀଘ୍ର-ଶବ୍ଦ-କୁନ୍ତ-ପବିତ୍ରା । ଶ୍ରୀ-ଅର୍ପନା-ଶବ୍ଦ-କୁନ୍ତ-

শন্তিষ·প·নুষ·প·বা। শুণ·হৃষি·নদ·শী·পুষ·প·র্ণুক·ঝদ·পতি·পশা·
কশ·পস·শমুশা·বশা। কৃপ·ঝ·পশা। ঝশ·পস·ত্রেদ·শুষ·কি·
বদশশ·বশ·দদি·পশা·কশ·বদি·বশ·শুষ·কি·ঠক·ঝদ·প·কেশ·দদ।
দি·প·শুশ·কেদ·ঝদ·ক·কক·বাপস·ঝোন·কা·দি·ঠক·ঝদ। ত্রেদ·ত্রিদ·শুষ·
বশ·শুষ·কেদ·শুদশ·দদ·কক·বাপদি·ঝোন·কক·শুদশ·শশপ·ঝ·কেশ·হৃষি·
বশ·শশপ·ঝশ·কীৰ্ত্তি·শুষ·কেশ·বশদ। কৃপ·ঝ·প·কি·শুশশ·পস·
কুদ·ঠক·বশদ·হৃষি·পব·শশুক·প·নুষ।

শুণ·হৃষি·কৃপ·ঝ·পশা। নি·পদি·বদি·জ্বল·পব·বদি·পশা·কি·কুদ·
কেশ·বশদ।

কৃপ·ঝশ·কি·কীৰ্ত্তি·পি। হি·জ্বল·পুষ·ক·দ·শক্তি·ঝব·শদশ·কেশ·
কেশ·নুষ।

শুণ·হৃষি·কৃপ·ঝ·পশা। ত্রেদ·শুষ·নদ·ত্রিদ·শুষ·বুদশ·শী·
কশ·প·বশক্তি·কশ·দশদ·কক্তি·কশ·গা·পশ·কুর্ণদ·প·বা। এদশ·
ত্রেদ·শুষ·ক্তি·শশ·কু·বশদ·হৃষি·পব·শদশ·কেশ·কেশ·বশদ।

কৃপ·ঝশ·বর্ষদ·শঝশ·প·শুণ·হৃষি·পুষ·ত্রেদ·কু·বক্তুণ·দশশ·
পদি·পগদ·পশ। শুণ·হৃষি·শুণ·বগুৱ·হৃষি·শুশ·প·গর্ভদ·ক·র্ণুক·কশ·
ত্রেদ·ঝ·শদ·কু·শৈশবশ·প·বা। কৃপ·ঝশ·দশ·বুদদ·নদ·শী·র্ণুক·পতি·শুশ·
প·শ·প·ত্রেক·কশ·নদ·ত্রিদ·শুষ·শুণশ·ত্রিদেশ·কু·বশক্তি·কু·বশক্তি·কু·বশ

དཔ་དེ་བྱང་ସ୍ଵର୍ଗ ཤୁନ୍ଦ ཤୁଣ ໃହି རୁଣ ଦ୍ୱା ଦ୍ୱା କୁଳ ପ୍ରତି ଧର ତୁଣ
ହି କର୍ଷ କର କୁଲ ମନ୍ତ୍ର ଶ୍ରୀ କୁଲ ଧର ତୁଣ ସମା ଏତୁଣ ମନ୍ତ୍ରି ଦେଖି କୁ
ଏତୁଣ କା ସମ ଶକ୍ତି ଶ୍ରୀ କୁଲ ଧର ଦ୍ୱା ମନ୍ତ୍ରି ଶମା ଦେଖି ସମା ସମା

ଶ୍ରୀମତୀ. ପଦ୍ମମାଲା. ପଦ୍ମମାଲା. ପଦ୍ମମାଲା।

ष्टीणः यः कणः लूपकः शुद्धिः शुद्धिः र्वेदः कदः वः लूपः वर्णनिः वीपः षः षवित्
यपः वृषः षवदः षवुदः षीः षवदः द्विः यदः षषः षवदः द्विः षवदः
षवदः लूपः लूपः । द्विः षीः षवित् शुद्धिः षवित् यः षवदः वृषः द्विः षवित्
शुद्धिः षवित् शुद्धिः षवदः षवदः लूपः षवित् लूपः षवदः षवदः
कणः षीः षहः षयः लूपः द्विः षीः षवदः द्विः षवित् लूपः षवदः षयः
वीः षवदः यः लूपः षवित् द्विः षवुदः षवदः द्विः षवित् लूपः षवदः
षवुदः षवदः द्विः षवित् लूपः षवित् लूपः षवित् द्विः षवित् लूपः षवित्
द्विः षवित् लूपः ।

द्विः षवित् लूपः षवदः षवित् लूपः षवित् लूपः षवित् लूपः षवित्
लूपः षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः
षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः
षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः
षवित् लूपः ।

वीपः षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः
षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः
षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः
षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः षवित् लूपः
षवित् लूपः ।